

Total number of pages-32

Subject Code : C3

B17-GS
EN/AS/BN

2017

GENERAL SCIENCE

Full Marks : 80
Pass Marks : 24

Time : Three hours

Downloaded from JobAssam.in

The figures in the margin indicate full marks for the questions.

Contd.

GROUP - A

ক-ভাগ

For each question given below four answers are given. Out of four only one answer is correct. Select the correct answer. $1 \times 10 = 10$

তলৰ প্রতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্ৰ এটাৰে শুধু উত্তৰ। শুধু উত্তৰটো বাছি উলিওৱা।

নীচেৰ প্ৰতিটি প্ৰশ্নৰ চাৰিটি কৱে উত্তৰ দেওয়া আছে। চাৰিটিৰ ভিতৰে মাত্ৰ একটিই শুধু উত্তৰ।
শুধু উত্তৰটি বেছে নাও।

1. What happens when dilute hydrochloric acid is added to iron filings ?

1

কি ঘটে যেতিয়া লঘু হাইড্ৰোক্লোরিক এছিড লোৰ গুড়িত যোগ কৰা হয়?

যখন লঘু হাইড্ৰোক্লোরিক অ্যাসিডেৰ সঙ্গে লৌহচূৰ্ণ যোগ কৰা হয় তখন কি ঘটে?

- (a) Hydrogen gas and iron chloride are produced.

হাইড্ৰজেন গেছ আৰু আইৰন ক্ল'বাইড উৎপন্ন হয়।

হাইড্ৰোজেন গ্যাস এবং আয়ৱন ক্লোৱাইড উৎপন্ন হয়।

- (b) Chlorine gas and iron hydroxide are produced.

ক্ল'বিন গেছ আৰু আইৰন হাইড্ৰোক্লাইড উৎপন্ন হয়।

ক্লোৱিন গ্যাস এবং আয়ৱন হাইড্ৰোক্লাইড উৎপন্ন হয়।

- (c) No reaction takes place.

বিক্ৰিয়া নথে।

বিক্ৰিয়া ঘটে না।

- (d) Iron salt and water are produced.

আইৰন লবণ আৰু পানী উৎপন্ন হয়।

আয়ৱন লবণ এবং জল উৎপন্ন হয়।

2. Which one of the following types of medicines is used for treating indigestion ?

অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

অজীৰ্ণতাৰ চিকিৎসাৰ জন্য নিম্নোক্ত কোন ধৰনেৰ ঔষধ ব্যৱহাৰ কৰা হয়?

- (a) Antibiotic.

এন্টিবায়টিক।

অ্যান্টিবায়োটিক।

- (b) Analgesic.

বেদনানাশক।

বেদনানাশক।

(c) Antacid.

অস্ফনশক।

অস্ফনশক।

(d) Antiseptic.

বীজানুবোধক।

এন্টিসেপ্টিক।

3. Which of the following metals reacts vigorously with oxygen ?

1

তলত নাম দিয়া ধাতুবোৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে?

নিম্নোক্ত ধাতুগুলোৱে মধ্যে কোন ধাতুটি অক্সিজেনেৰ সঙ্গে তীব্ৰভাৱে বিক্ৰিয়া কৰে?

(a) Na

(b) Fe

(c) Cu

(d) Ag

4. An atom has electronic configuration 2, 8, 7. To which of following elements would it be chemically, similar? (atomic numbers are given in the parentheses).

এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ'ল 2, 8, 7। তলৰ মৌলবোৰ কোনটোৰ ইয়াৰ বাসায়নিক সাদৃশ্য থাকিব? (বৰ্কনিৰ ভিতৰত পারমাণৱিক সংখ্যাবোৰ দিয়া ছৈ)

একটি পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হোল 2, 8, 7। নিম্নোক্ত মৌলগুলোৱে কোনটিৰ সঙ্গে এৱে রাসায়নিক সাদৃশ্য থাকবে? (বৰ্কনীৰ ভিতৰে পারমাণৱিক সংখ্যা দেওয়া হয়েছে)

(a) N (7)

(b) F (9)

(c) P (15)

(d) Ar (18)

5. How many electrons will contribute in one second in case of one micro-ampere of current?

এক মাইক্ৰো এম্পিয়াৰ বিদ্যুৎপ্ৰোৱাৰ বৈ যোৱাৰ বাবে এক ছেকেণ্ঠত কিমান সংখ্যক ইলেকট্ৰন চালিত হ'ব লাগিব?

এক মাইক্রোঅ্যাম্পিয়ার বিদ্যুৎপ্রবাহ বয়ে যাওয়ার জন্য এক সেকেণ্ডে কত সংখ্যক ইলেক্ট্রন চালিত হওয়া প্রয়োজন?

- (a) 6.25×10^{15}
- (b) 6.25×10^9
- (c) 6.25×10^{12}
- (d) 6.25×10^6

Ozone, at the higher levels of the atmosphere, prevents

1

বায়ুমণ্ডলের উচ্চ স্তরে অঞ্জনে _____ কে বাধা দিয়ে

বায়ুমণ্ডলের উচ্চস্তরে ওজোন _____ কে বাধা দেয়

- (a) infra-red radiations

অরলোহিত বশি

অবলোহিত রশি

- (b) visible light

দৃশ্যমান পোহৰ

দৃশ্যমান আলো

- (c) UV radiations

অতিবেঙুগীয়া বশি

অতিবেঙুগী রশি

- (d) both (a) and (c)

(a) আৰু (c) দুয়োটা

(a) এবং (c) দুটিই

- 7. Which of the following is not a renewable source of energy?

তলো কোনটো নথীকৰণ শক্তিৰ উৎস নহয়?

নিম্নোক্ত কোনটি নথীকৰণ শক্তিৰ উৎস নয়?

- (a) sun

সূৰ্য

সূৰ্য

- (b) wind

বায়ু

বায়ু

(c) fossil fuel

জীবাশ্মজাত ইঞ্জিন

জীবাশ্মজাত ইঞ্জিন

(d) water

পানী

জল

3. The enzyme which converts starch to simple sugar is 1

শ্বেতসাধক সরল চেনিলে রূপান্তর করা উৎসেচকটোর নাম হল —

শ্বেতসারকে সরল চিনিতে রূপান্তর করা উৎসেচকটির নাম হলো —

(a) amylase

এমাইলেজ

অ্যামাইলেজ

(b) lipase

লাইপেজ

লাইপেজ

(c) pepsin

পেপচিন

পেপসিন

(d) trypsin

ট্রিপচিন

ট্রিপসিন

9. The hormone which causes wilting of leaves is

যি সংক্রিতী পদার্থৰ প্রভাবত গছৰ পাত সৰি পৰে —

যে হৰ্মোনের প্রভাবে গাছের পাতা ঝৱে পড়ে —

(a) Auxin

অক্সিন

অক্সিন

(b) Gibberellin

জিবারেলিন

জিবারেলিন

(c) Abscisic acid

এবচাইট্চি এচিড

অ্যাবসাইসিস অ্যাসিড

(d) Cytokinin

চাইট'কাইনিন

সাইটোকাইনিন

10. Human originated in —

মানুহৰ উৎপত্তি হৈছিল —

মানুধের উৎপত্তি হয়েছিল —

(a) Asia

এচিয়াত

এশিয়াতে

(b) Africa

আফ্রিকাত

আফ্রিকাতে

(c) Australia

অস্ট্রেলিয়াত

অস্ট্রেলিয়াতে

(d) Europe

ইউরোপত

ইউরোপে

GROUP - B

খ-ভাগ

11. Write a chemical equation to show the reaction between Plaster of Paris and Water.

প্লাষ্টাৰ অব পেবিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ লিখা।

প্লাস্টার অফ প্যারিস এবং জলেৰ মধ্যে বিক্ৰিয়াটি দেখানোৱ জন্য একটি ৰাসায়নিক
সমীকৰণ লেখো।

12. Which of the following belongs to the same homologous series ?

Downloaded from JobAssam.in

তলত দিয়া কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তর্গত ?

নিম্নোক্ত কোনগুলো একই সমগণীয় শ্ৰেণীৰ অন্তর্গত ?

C_3H_8 , C_4H_8 , C_4H_6 , C_3H_6

13. In Mendel's experiment with tall and dwarf pea plants, which feature is dominant ?

মেঞ্জেলৰ পৰীক্ষাত ব্যবহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী

মেঞ্জেলোৱ পৰীক্ষায় ব্যবহৃত লম্বা এবং বেঁটে মটৱগাছৰ কোন লক্ষণটি প্ৰভাৱী ?

14. What are the two types of peripheral nerves ?

1

দুই প্রকার প্রান্তীয় স্নায়ু কি?

দুই প্রকার প্রান্তীয় স্নায়ু কী?

15. How the life of the filament of an electric bulb is prolonged ?

1

বৈদ্যুতিক বাল্বের ফিলামেন্টের জীৱনকাল দীঘলীয়া কেনেদ্বৰে কৰা হয়?

বৈদ্যুতিক বাল্বের ফিলামেন্টের জীৱনকাল কীভাৱে বাঢ়ানো হয়?

16. Take 2g of calcium oxide in a beaker. Slowly add water to it.
Answer the following —

এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লোৱা। বিকাৰটোত লাহে লাহে পানী যোগ কৰা।
তলত দিয়াবোৰৰ উত্তৰ কৰা —

একটি বিকাৰে 2g ক্যালসিয়াম অক্সাইড নাও। সেটিতে ধীৱে ধীৱে জল মিশ্রিত কৰো।
নিম্নোক্তগুলোৱ উত্তৰ দাও —

(i) What will be the change of temperature ?

1

উষ্ণতাৰ কেনে পৰিবৰ্তন ঘটিব?

উষ্ণতাৰ কি পৰিবৰ্তন ঘটবে?

(ii) Write the balanced chemical reaction for the above statement.

1

ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

উপৰোক্ত উক্তিটিৰ একটি সমতাপূৰ্ণ ৰাসায়নিক সমীকৰণ লেখো।

Or / নইবা / অথবা

Identify the substance that is oxidised and the substance that is reduced in the following two reactions :

তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ সমূহ বাছি উলিওৱা :

নিম্নোক্ত বিক্ৰিয়া দুটিতে জাৰিত এবং বিজাৰিত হওয়া পদাৰ্থসমূহ বেছে নাও :

(i) $4Na(s) + O_2(g) \longrightarrow 2Na_2O(s)$

1

(ii) $CuO(s) + H_2(g) \longrightarrow Cu(s) + H_2O(l)$

1

7. Write balanced equations with state symbols for the following reactions :

তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা :

নিম্নোক্ত বিক্ৰিয়াগুলোৱ জন্য অবস্থা চিহ্নসহ একটি কৰে সমতাপূৰ্ণ ৰাসায়নিক সমীকৰণ লেখো :

Solution of barium chloride and sodium sulphate in water react to give insoluble barium sulphate and solution of sodium chloride.

2

বেবিয়াম ক্লুবাইড আৰু ছড়িয়াম ছালফেটৰ জলীয় দ্রবৰ মাজত বিক্ৰিয়া ঘটি অন্দৰ্য
বেবিয়াম ছালফেট আৰু ছড়িয়াম ক্লু'বাইডৰ দ্রব প্ৰস্তুত হয়।

বেবিয়াম ক্লোৱাইড এবং সোডিয়াম সালফেটেৰ জলীয় দ্রবণেৰ মধ্যে বিক্ৰিয়া হলে অন্দৰ্য
বেবিয়াম সালফেট এবং সোডিয়াম ক্লোৱাইডেৰ দ্রবণ প্ৰস্তুত হয়।

Or / নাইবা / অথবা

Sodium hydroxide solution (in water) reacts with hydrochloric acid solution (in water) to produce sodium chloride solution and water.

ছড়িয়াম হাইড্ৰ'ক্লাইডৰ দ্রব (পানীত) হাইড্ৰ'ক্লুবিক এছিডৰ দ্রবৰ (পানীত) সৈতে বিক্ৰিয়া
কৰি ছড়িয়াম ক্লু'বাইডৰ দ্রব আৰু পানী উৎপন্ন কৰে।

সোডিয়াম হাইড্ৰ'ক্লাইডেৰ দ্রবণ (জলে) হাইড্ৰ'ক্লোৱিক অ্যাসিডেৰ দ্রবণেৰ (জলে) সঙ্গে
বিক্ৰিয়া কৰে সোডিয়াম ক্লোৱাইডেৰ দ্রবণ এবং জল উৎপন্ন কৰে।

18. You are given two solutions A and B. The pH of solution A is 3 and pH of the solution B is 8. Which solution has more hydrogen ion concentration? Which of these solutions is acidic and which one is basic?

2

তোমাক দুটা দ্রব A আৰু B দিয়া হ'ল। দ্রব Aৰ pH বৰ মান 3 আৰু দ্রব Bৰ pH বৰ
মান 8। কোনটো দ্রবত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি হ'ব? কোনটো দ্রব আলিক আৰু
কোনটো ক্ষাৰকীয়?

তোমাকে দুটি দ্রবণ A এবং B দেওয়া হোল। দ্রবণ A-এৰ pH-এৰ মান 3 এবং দ্রবণ
B-এৰ pH-এৰ মান 8। কোন দ্রবণটিতে হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেশি হবে? কোন
দ্রবণটি আলিক এবং কোনটি ক্ষাৰকীয়?

19. Write the technique of tissue culture used by the plant breeders

উন্নিদ প্ৰজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্যণৰ কৌশল লিখা।

উন্নিদ প্ৰজননকাৰীৱা ব্যৱহাৰ কৰা কলা কৰ্যণেৰ কৌশল লেখো।

Or / নাইবা / অথবা

- Describe the process of fission in unicellular organisms.

2

এককোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা।

এককোষী জীবেৰ বিভাজন পদ্ধতি বৰ্ণনা কৰো।

20. (a) Why does an astronaut see sky colour as black instead of blue?

1

মহাকাশচাৰী এজনে আকাশৰ বং নীলাৰ পৰিবৰ্তে ক'লা দেখে কীয়?

একজন মহাকাশচাৰী আকাশৰ রঙ নীলেৰ পৰিবৰ্তে কালো দেখে কেন?

- (b) Draw a diagram to show angle of deviation during refraction of light through a triangular glass prism. 1

ত্রিভুজাকার প্লাচ প্রিজমের মাঝেদি পোহৰৰ প্রতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচৃতি কোণ আঁকা।

ত্রিভুজাকার প্লাস প্রিজমের মধ্য দিয়ে আলোক প্রতিসৰণেৰ সময়ে উৎপন্ন হওয়া বিচৃতি কোণ আঁকো।

21. (a) If velocity of light in a medium is $2 \times 10^8 m/s$, what is the refractive index of the medium ? 1

যদি মাধ্যম এটাত পোহৰৰ দ্রুতি $2 \times 10^8 m$ প্রতি সেকেণ্ডে হয়, মাধ্যমটোৱ প্রতিসৰণাংক কিমান ?

যদি একটি মাধ্যমে আলোকেৰ বেগ প্রতি সেকেণ্ডে $2 \times 10^8 m$ হয়, মাধ্যমটিৱ প্রতিসৰণাংক কত ? 1

- (b) Define 1 diopetre of power of a lens. 1

লেন্ট এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

একটি লেন্স-এৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দাও।

- How does solenoid behave like a magnet ? Explain with diagram. 2

চ'লেনইডে কেনেদেৰে চুম্বকৰ দৰে আচৰণ কৰে ? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰো।

সোলেনয়োড কীভাৱে চুম্বকেৰ মত আচৰণ কৰে ? চিত্ৰেৰ সাহায্যে ব্যাখ্যা কৰো।

- (a) What is electromagnetic induction ? 1

বিদ্যুৎচুম্বকীয় আৰেশ কি ?

বিদ্যুৎচুম্বকীয় আবেশ কী ?

- (b) Write the principal difference between AC generator and DC generator. 1

পৰিবৰ্ত্তী প্ৰৱাহ জেনেৰেটৰ তাৰ প্ৰত্যক্ষ প্ৰৱাহ জেনেৰেটৰৰ মাজৰ মূল পাৰ্থক্য লিখা।

পৰিবৰ্ত্তী বিদ্যুত উৎপাদক এবং একমুখী বিদ্যুত উৎপাদকেৰ প্ৰধান পাৰ্থক্য লেখো।

24. Two elements A and B have atomic number 12 and respectively.

দুটা মৌল A আৰু B-ৰ পারমাণবিক সংখ্যা যথাক্রমে 12 আৰু 17.

দুটি মৌল A এবং B-এর পারমাণবিক সংখ্যা যথাক্রমে 12 এবং 17.

- (i) Write the electronic configuration of A and B.

A আৰু B-ৰ ইলেকট্রনীয় বিন্যাস লিখ।

A এবং B-এর ইলেকট্রনীয় বিন্যাস লেখো।

- (ii) Which type of bond A and B will form?

A আৰু B-ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ'ব?

A এবং B-এর মধ্যে কী প্ৰকাৰেৱ বন্ধন গঠন হবে?

- (iii) Write the formula of the compound formed by A and

A আৰু B-ৰ মাজত গঠন হোৱা যোগটোৰ সংকেত লিখ।

A এবং B-এর মধ্যে গঠিত যোগটিৰ সংকেত লেখো।

Or / নাইবা / অথবা

- (i) Which element has two shells, both of which are completely filled with electrons? 1

কোনটো মৌলৰ দুয়োটা কক্ষই ইলেকট্রন পূৰ্ণ?

কোন মৌলেৱ দুটি কক্ষই ইলেকট্রনপূৰ্ণ?

- (ii) Which element has electronic configuration 2.8.3? 1

Downloaded from JobAssam.in

কোনটো মৌলৰ ইলেকট্রনীয় বিন্যাস 2.8.3?

কোন মৌলেৱ ইলেকট্রনীয় বিন্যাস 2.8.3?

- (iii) Which element has a total of three shells with four electrons in the valence shell? 1

কোনটো মৌলৰ যোজক কক্ষত চাৰিটা ইলেকট্রনেৰে সেতে মুঠ তিনিটা কক্ষ আছে?

কোন মৌলেৱ যোজক কক্ষে চাৰটি ইলেকট্রন সহ মোট তিনটি কক্ষ আছে?

25. Draw a labelled diagram of longitudinal section of an ideal flower. 3

এটি আদর্শ ফুলের দীর্ঘচ্ছেদের চিহ্নিত চিত্র আঁকো।

একটি আদর্শ ফুলের দীর্ঘচ্ছেদের চিহ্নিত চিত্র আঁকো।

Or / নাইবা / অথবা

- Draw a labelled diagram of female reproductive system of human. 3

মানুষের স্ত্রীজনন তত্ত্বের এখন চিহ্নিত চিত্র আঁকো।

মানুষের স্ত্রী জননতন্ত্রের একটি চিহ্নিত চিত্র আঁকো।

26. What is reflex? Why reflex arc developed in animals? Write the components of a reflex arc. $1+1+1=3$

প্রতীপ ক্রিয়া কি? প্রাণীর প্রতীপ ধনু কিয় সৃষ্টি হৈছে? প্রতীপ ধনুর বিভিন্ন উপাদান সমূহের নাম লিখ।

প্রতীপ ক্রিয়া কী? প্রাণীর প্রতীপ ধনু কেন সৃষ্টি হয়েছে? প্রতীপ ধনুর বিভিন্ন উপাদান সমূহের নাম লেখো।

Or / নাইবা / অথবা

- Write the functions of adrenaline hormone. 3

এড্রিনেলিন হ্রমনৰ কাৰ্য্য সমূহ লিখ।

আড্রিনালিন হৱমোনেৰ কাৰ্যসমূহ লেখো।

- Explain how sex is determined in man. 3

মানুষৰ লিঙ্গ নিৰ্ধাৰণ কি দৰে হয় ব্যাখ্যা কৰা।

মানুষেৰ লিঙ্গ নিৰ্ধাৰণ কীভাৱে হয় ব্যাখ্যা কৰো।

Or / নাইবা / অথবা

- What are the factors of speciation? Illustrate with example. $1+2=3$

প্ৰজাতিকৰণৰ কাৰকবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

প্ৰজাতিকৰণেৰ কাৱণগুলো উদাহৱণ সহ ব্যাখ্যা কৰো।

- Explain what are the components of an ecosystem? Mention one non-biodegradable waste we generate. $2+1=3$

পানিহিতি তত্ত্বেৰ উপাদান বিলাক কি কি ব্যাখ্যা কৰা। আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থ এটা উল্লেখ কৰা।

পানিহিতি তত্ত্বেৰ উপাদানগুলো কী কী ব্যাখ্যা কৰো। আমাদেৱ সৃষ্টি একটি জৈব-অধিনাশক পদাৰ্থৰ উল্লেখ কৰো।

Or / নাইবা / অথবা

What is trophic level? Describe the trophic levels of a food chain.

1+2=

পৌষ্টিক স্তর কি? খাদ্য শৃঙ্খল এটার পৌষ্টিক স্তর সমূহ বর্ণনা করা।

পৌষ্টিক স্তর কী? একটি খাদ্যশৃঙ্খলের পৌষ্টিক স্তর গুলো ব্যাখ্যা করো।

29. What are fossil fuels? Mention one disadvantage of burning such fuels.

2+1=

জীৱাশ্মজাত ইঞ্চনবিলাক কি? এইবিলাক ইঞ্চনৰ দহনৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা।

জীৱাশ্ম জ্বালানীগুলো কী? এই জ্বালানীগুলো দহনেৰ ফলে উদ্ভূত হওয়া একটি অসুবিধা উল্লেখ কৰো।

30. What is tyndall effect? Mention the colour of light scattered most when white light passes through a medium of particles of very fine size.

2+1=

টিন্ডল পৰিঘটনা কি? বগাপোহৰ অতিসুক্ষকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব উল্লেখ কৰা।

টিন্ডাল প্ৰভাৱ কী? সাদা বা শুভ্ৰ আলোক অতি সূক্ষকণা থকা মাধ্যমেৰ মধ্যে দিয়ে পাৰ হলে, কোন তৰঙ্গদৈৰ্ঘ্যৰ আলোক সবথেকে বেশি বিক্ষিপ্ত হ'বে উল্লেখ কৰো।

Electric heaters designed to be used on a 220V electric supply line are rated as 11W. If the maximum supply current is 5A, how many electric heaters can be connected in parallel with each other across 220V supply line ? How much total energy is consumed by these in 20 minutes ? 2+1=3

11W ৰে চিহ্নিত বৈদ্যুতিক হিটাৰ এটা 220V লাইনত ব্যবহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সৰ্বোচ্চ প্ৰবাহ 5A হয়, কিমানটা বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব পৰা যায় আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ'ব?

11W-এ চিহ্নিত একটি বৈদ্যুতিক হিটাৰ 220V লাইনে ব্যবহাৰের জন্য তৈরি কৰা হয়েছে। যদি উৎস থেকে সৰ্বোচ্চ প্ৰবাহ 5A হয়, কতগুলি বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে 220V লাইনেৰ সঙ্গে সংযোগ কৰা যাবে এবং 20 মিনিটে মোট কত শক্তি ব্যয় হবে?

32. (a) What happens when sodium metal is added to ethanol? Write the chemical equation for the reaction. 2

ইথানলৰ লগত ছড়িয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটোৱ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।

ইথানলোৱ সঙ্গে সোডিয়াম ধাতু যোগ কৰলে কী ঘটে? বিক্ৰিয়াটিৱ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লেখো।

(b) What is hydrogenation reaction? Give one example.

হাইড্রোজেনেশন বিক্রিয়া কি? এটা উদাহরণ দিয়া।

হাইড্রোজেনেশন বিক্রিয়া কী? একটি উদাহরণ দাও।

(c) Write the formula and electron dot structure of cyclopentane.

চাইক্লোপেন্টেনের সংকেত আৰু ইলেকট্ৰন বিন্দু গঠন লিখা।

সাইক্লোপেন্টেন-এর সংকেত এবং ইলেকট্ৰন বিন্দু গঠন লেখো।

Or / নাইবা / অথবা

(a) How will you distinguish experimentally between an alcohol and a carboxylic acid? Give chemical equation.

পৰীক্ষাৰ সহায়ত এলক'হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ পাৰ্থক্য কেনেদে দেখুৱাৰা? বাসায়নিক সমীকৰণ লিখা।

পৰীক্ষাৰ সাহায্যে অ্যালকোহল এবং কাৰ্বক্সিলিক অ্যাসিডেৰ মধ্যে পাৰ্থক্য কীভাবে দেখাবে? বাসায়নিক সমীকৰণ লেখো।

(b) How many structural isomers can you draw for butane (C_4H_{10})? Write their names.

বিউটেনে (C_4H_{10}) বাবে কিমানটা গঠন সমযোগী আঁকিব পাৰিবা? প্ৰতিটোৰ নাম লিখা।

বিউটেন (C_4H_{10}) -এৰ জন্য কয়টি গঠন সমযোজী আঁকতে পাৰবে? থত্তেকচিৰ নাম লেখো।

(c) Draw the structure of bromopentane.

ব্ৰমপেন্টেনৰ গঠন চিত্ৰ আঁকা।

ব্ৰোমোপেন্টেনেৰ গঠন চিত্ৰ আঁকো।

33. (a) Give the name of a metal which is liquid at room temperature.

সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা।

সাধাৰণ উষ্ণতায় তৱল অবস্থাতে থকা একটি ধাতুৰ নাম লেখো।

(b) Distinguish between mineral and ore giving one example.

মণিক আৰু আকৰৰ পাৰ্থক্য এটা উদাহৰণ সহ লিখা।

খনিজ এবং আকৱিকেৰ পাৰ্থক্য একটি উদাহৰণ সহ লেখো।

- (c) A student took sulphur powder on a spatula and heated it. He collected the gas evolved by inverting a test tube over it.

এজন ছাত্রই চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্পন্ন কৰিলৈ। এটা পৰীক্ষা নলী গেছটোৰ ওপৰত ওভেটাইকে ধৰি নিৰ্গত হোৱা গেছটো সংগ্ৰহ কৰিলৈ।

একটি ছাত্র চামচে সালফাৰ গুঁড়ো নিয়ে উত্পন্ন কৰলো। সে একটি পৰীক্ষানল গ্যাসেৰ উপরে উল্টো কৰে ধৰে নিৰ্গত হওয়া গ্যাস সংগ্ৰহ কৰলো।

- A. Write the balanced chemical equation for the reaction taking place.

সংঘটিত হোৱা বিক্রিয়াটোৰ সন্তুলিত রাসায়নিক সমীকৰণ লিখা।

সংঘটিত হওয়া বিক্রিয়াটিৰ সমতাপূৰ্ণ রাসায়নিক সমীকৰণ লেখো।

- B. What will be the action of the gas on

গেছটোৰ ক্ৰিয়া কেন হ'ব

গ্যাসটিৰ ক্ৰিয়া কিৰণপ হৰে

- (i) dry litmus paper?

শুকান লিটমাছ কাগজৰ লগত?

শুক্র লিটমাস কাগজেৰ সঙ্গে?

- (ii) moist litmus paper?

সিন্ত লিটমাছ কাগজৰ লগত?

সিন্ত লিটমাস কাগজেৰ সঙ্গে?

- (d) Why do ionic compounds have high melting point?

আয়নীয় যৌগৰ গলনাংক কৈয় বেছি?

আয়নীয় যৌগেৰ গলনাংক কেন বেশি?

Or / নাইবা / অথবা

- (a) What type of oxides are produced when non metals combine with oxygen? 1

অধাৰু আৰু অক্সিজেনৰ মাজত বোজন হ'লৈ কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয়?

অধাৰু এবং অক্সিজেনেৰ মধ্যে সংযুক্তি হলৈ কী প্ৰকাৱেৰ অক্সাইড উৎপন্ন হয়?

- (b) Name one metal that is found in nature in free state. 1

প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা।

প্ৰকৃতিতে মুক্ত অবস্থায় পাওয়া একটি ধাতুৰ নাম লেখো।

- (c) What happens when mercuric oxide (HgO) is heated? Give chemical equation. 1

মাৰকিউৰিক অক্সাইড (HgO) উত্পন্ন কৰিলৈ কি ঘটে? রাসায়নিক সমীকৰণ লিখা।

মাৰকিউৰিক অক্সাইড (HgO) উত্পন্ন কৰলৈ কী ঘটে? রাসায়নিক সমীকৰণ লেখো।

- (d) You take an aqueous solution of $CuSO_4$ (blue in colour) in a test tube. Now dip a clean iron nail in $CuSO_4$ solution. Observe the test tube after 20 minutes (approx) 2

এটা পৰীক্ষা নলীত তুমি $CuSO_4$ ৰ এটা জলীয় দৰ (নীলা বৰণ) লোৱা।

$CuSO_4$ ৰ দৰটোত এটা পৰিফাৰ লোৱা গজাল ডুবাই দিয়া। প্ৰাই 20 মিনিট লক্ষ্য কৰাব পাচত

একটি পরীক্ষা নলে তুমি $CuSO_4$ -এর একটি জলীয় দ্রবণ (নীল বর্ণের) নাও $CuSO_4$ -এর দ্রবণে একটি পরিষ্কার লোহার গজাল ডুবিয়ে দাও। থাম 20 মিনিট লক্ষ্য করার পর —

(i) Mention the change of the nail.

গজালটোত হোৱা পৰিবৰ্তন উল্লেখ কৰা।

গজালটিতে হওয়া পৰিবৰ্তন উল্লেখ কৰো।

(ii) Write a balanced chemical equation for the reaction

বিক্ৰিয়াটোৱ এটা সন্তুলিত সমীকৰণ লিখা।

বিক্ৰিয়াটিৱ একটি সমতাপূৰ্ণ সমীকৰণ লেখো।

34. Describe the mechanism of breathing in man. Why the rate of breathing is much rapid in aquatic organisms than the terrestrial organisms ?

4+1=

মানুহৰ উশাহ-নিশাহ প্ৰক্ৰিয়া বৰ্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাস হাৰ স্থলচৰ প্ৰাণী কৈ কীয় বেছি?

মানুষেৱ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া বৰ্ণনা কৰো। জলচৰ প্ৰাণীৰ শ্বাস প্ৰশ্বাসেৱ হাৰ স্থলচৰ প্ৰাণী চেয়ে কেন বেশি?

Or / নাইবা / অথবা

What is photosynthesis? What are the principal events that occurred during photosynthesis? State how CO_2 is absorbed by plants ?

1+3+1=

সালোক সংশ্লেষণ কী? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনা সমূহ কী? উদ্ভিদোনকে CO_2 শোষণ কৰে লিখা।

সালোক সংশ্লেষণ কী? সালোক সংশ্লেষণেৱ সময়ে সংঘটিত মুখ্য ঘটনাসমূহ কী? উদ্ভিদোনকে CO_2 শোষণ কৰে লেখো।

35. Find by construction the position of a lens and the main focus on the principal axis OO' if A_1B_1 , A_2B_2 are respectively the object and the image. What type of lens is this?

Find the focal length of a lens of power (- 2.0) D.


2+1+1+1=5

যদি মুখ্য অক্ষ OO' -ৰ ওপৰত A_1B_1 , A_2B_2 লক্ষ্যবস্তু আৰু প্ৰতিবিম্ব অৱস্থান হয়, অংকণ কৰি লেন্�ছৰ অৱস্থান আৰু মুখ্য অক্ষত থকা ফকাছ দৃটৰ অৱস্থান নিৰ্ণয় কৰা।
লেন্ছটোৱ প্ৰকাৰ কি?

(- 2.0) D ক্ষমতাযুক্ত লেন্ছৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

যদি OO' -মুখ্য অক্ষের উপর A_1B_1 , A_2B_2 লক্ষ্যবস্তু এবং প্রতিবিম্বের অবস্থান হয়, অক্ষ করে লেন্স-এর অবস্থান এবং মুখ্য অক্ষে থাকা ফোকাস দুটির অবস্থান নির্ণয় করো। লেন্সটির প্রকার কী?

(- 2.0) D ক্ষমতাযুক্ত লেন্স-এর ফোকাস দৈর্ঘ্য নির্ণয় করো।



Or / নাইবা / অথবা

Draw the ray diagram necessary to observe virtual, erect, diminished (not of point size) image of an object using convex mirror of focal length 15cm.

Magnification produced by a convex mirror is $\frac{1}{n}$. If the focal length is f , find the object distance, image distance in terms of curvature r . 2+2+1=5

15cm ফোকাছদৈর্ঘ্য যুক্ত উভল দাপোণ ব্যবহার করি অসং, থিয়, সংকৃচিত (বিন্দু আকারের নহয়) প্রতিবিম্ব প্রত্যক্ষ করিবলৈ প্রয়োজনীয় বেখাচিত্র আংকণ কৰা।

উভল দাপোণ এখনৰ বিবর্ধন $\frac{1}{n}$ । যদি ফোকাছদৈর্ঘ্য f হয়, বস্তুৰ স্থান, প্রতিবিম্বৰ স্থান ভাঁজব্যাসার্ক r ত প্রকাশ কৰা।

15cm ফোকাস দৈর্ঘ্য যুক্ত উভল দর্পণ ব্যবহার করে অপ্রকৃত, খাড়া, সংকৃচিত (বিন্দু আকারের নয়) প্রতিবিম্ব প্রত্যক্ষ করার জন্য প্রয়োজনীয় বেখাচিত্র আংকণ কৰো।

একটি উভল দর্পণের বিবর্ধন $\frac{1}{n}$ । যদি ফোকাস দৈর্ঘ্য f হয়, বস্তুৰ স্থান, প্রতিবিম্বৰ স্থান ভাঁজব্যাসার্ক r -এ প্রকাশ কৰো।

36. What will you do for sustainable management of natural resources ? 5

আণ্টিক সম্পদবোৰ বহনক্ষম ব্যৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা?

আণ্টিক সম্পদেৱ বহনক্ষম ব্যৱস্থাপনা কৰতে হলে তুমি কী কৰবে?

Or / নাইবা / অথবা

Why should we conserve forests and wildlife? Give an example of people's participation in the management of forests. 5

আমি বনাধৰল আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰিব লাগে? অৱণ্য ব্যৱস্থাপনাত, মানুহৰ ভূমিকাৰ এটা উদাহৰণ দিয়া।

বনাধৰল এবং বন্যপ্ৰাণী সংৰক্ষণ আমৰা কেন কৰি? অৱণ্য ব্যৱস্থাপনায় মানুয়েৱ ভূমিকার একটি উদাহৰণ দাও।